

## সর্বাঁহৰ বিজ্ঞানসম্মত খেতি



পাৰভেজ আহমেদ  
ৰূপক কুমাৰ নাথ

কৃষি বিজ্ঞান কেন্দ্ৰ  
অসম কৃষি বিশ্ববিদ্যালয়  
তিনিচুকীয়া - ৭৮৬১২৫

## সৰিয়হৰ বিজ্ঞানসম্মত খেতি

অসমত ৰবি শস্য হিচাপে কৰা তেলজাতীয় শস্যৰ ভিতৰত সৰিয়হৰ স্থান প্ৰথম। প্ৰতিজন ব্যক্তিৰে দৈনন্দিন জীৱনত সৰিয়হৰ তেলৰ এতি বিশেষ অৱদান আছে। এই শস্যৰ বীজত শতকৰা ৩০ ৰ পৰা ৪৮ ভাগলৈকে তেল থাকে। কোমল অৱস্থাত এইবিধি উক্তিদৰ কুমলীয়া পাত সেউজীয়া পাচলি হিচাবে থাৰ পাৰি। অসমত সৰহভাগ কৃষকে সৰিয়হৰ খেতি কৰে ঘদিও উন্নত জাতৰ অভাৱ, অম্লযুক্ত মাতি, কৃষকৰ মাজত বাসায়নিক সাৰৰ প্ৰয়োগৰ অভাৱ, বেছি আৰ্দ্রতা বতৰৰ বাবে পোক-পৰুৱা আৰু বেমাৰ-আজাৰৰ উপদ্রু ইত্যাদি কাৰণত বিঘাই প্ৰতি উৎপাদন বহুত কম পোৱা পৰি-লক্ষিত হয়। গতিকে বিজ্ঞানসম্মত কৃষি পদ্ধতিৰ জ্ঞান আহৰণ কৰি লৈ খেতি কৰিলে বিঘাই প্ৰতি গড় উৎপাদন আৰু অধিক বৃদ্ধি কৰি লাভৱান হ'ব পৰা ঘায়। সেয়েহে সৰিয়হৰ বিজ্ঞানসম্মত কৃষি পদ্ধতিৰ বিষয়ে তলত দিয়া হ'ল-

**জাত নিৰ্বাচন:** - সৰিয়হৰ উৎপাদন বড়াবলৈ হ'লে প্ৰথমতে চকু দিবলগীয়া কথাটো হৈছে উপযুক্ত জাত নিৰ্বাচন। আমাৰ বাজ্যত দুবিধি সৰিয়হৰ খেতি কৰা হয়। এবিধি হৈছে কলা সৰিহয় আৰু আনবিধি হৈছে বাহি সৰিহয়। অসমৰ বাবে বিশেষ উপযোগী বুলি অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত কিছুমান জাতৰ নাম আৰু বৈশিষ্ট তলত বৰ্ণনা কৰা হ'ল-

জাত	কৃষিকাল (দিন)	উৎপাদন ক্ষমতা (কুঠ/হেক্টেক্টের)	তেলৰ পৰিমাণ (%)
<b>Rapeseed (তোৰিয়া)</b>			
তি এস – ৩৮	৯০-৯৫	১০-১২	-
তি এস - ৩৬	৯০-৯৫	১০-১২	-
তি এস – ২৯	৮৫-৯০	১০-১২	৪৪.০
এম - ২৭	৯০-৯৫	১০-১২	৪৪.৬
<b>Mustard (বাহি)</b>			
তি এম – ২	১০৫-১১৫	১২-১৬	৩৬.৪
তি এম – ৪	১০৫-১১৫	১২-১৬	৩৬.৪
বৰুনা	১১০-১২০	১২-১৬	৩৬.৪

**মাতি নিৰ্বাচন:-** পানী ওলাই ঘাৰ পৰা ব্যবস্থাযুক্ত পলসুৱা বা বালিচহীয়া মাতিত ইয়াৰ খেতি ভাল হয়। নৈৰ পলসুৱা, যথেষ্ট পৰিমাণে জৈৱিক সাৰব্যুক্ত পানী ধৰি বাখিৰ পৰা মাতি সৰিয়হৰ খেতিৰ বাবে উন্নয়। তদুপৰি যিকোনো মাতিতে মিহিকৈ চহাই যথেষ্ট পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰিও সৰিয়হৰ খেতি কৰিব পাৰি।

**বীজ সিঁচাব সময়:-** সরিয়হুর বীজ সিঁচিব কারণে উপযুক্ত সময় হৈছে কাতি মাহুর পৰা আঘোগ মাহুর মাজভাগলৈকে (অস্টোবৰুর মাজৰ পৰা নভেম্বৰুর মাজভাগলৈকে)। বীজ আগতীয়কৈ সিঁচিলে মোৱা পোকৰ আক্ৰমণৰ পৰা বক্ষা পাৰি।

**বীজৰ পৰিমাণ আৰু বীজ শোধন:-** কলা সরিয়হুৰ বাবে এবিধা মাতিত ১.৩ কি:গ্ৰা: আৰু ৰাই সরিয়হুৰ বাবে ১.১ কি:গ্ৰা: বীজৰ প্ৰয়োজন হয়। সরিয়হু খেতিত হোৱা ডাউনি মিলডিউ আৰু বগা ৰষ্টি বেমাৰুৰ পৰা হাত সাৰিবলৈ প্ৰতি কি:গ্ৰা: বীজৰ লগত এগণ ৩৫ ডল্লিউ এচ (মেটালেক্যাইল) ৬ গ্ৰাম ছিচাবে মিহলাই বীজ শোধন কৰি লব লাগে। পলমৈকে সিঁচা বৰষুণ নিৰ্ভৰশীল সরিয়হুৰ বাবে এবিধা মাতিত অনুমোদিত বীজৰ পৰিমাণতকৈ ৩৩% বেচি বীজৰ প্ৰয়োজন হয়।

**বীজ সিঁচ পদ্ধতি:-** সরিয়হুৰ বীজ শাৰীৰক প্ৰগালীত বা চতিয়াই সিঁচিব পাৰি। অৱশ্যে বীজবোৰ শাৰীকে সিঁচিব পাৰিলে অংকুৰণ সময়মতে হোৱা দেখা যায় আৰু পৰিচৰ্যা কৰিবলৈ সুবিধা হয়। ফলত উৎপাদন বৃদ্ধি হয়। বীজ সিঁচাৰ পিছত মাতিডৰা পাতলকৈ মৈয়াই দিব লাগে।

**মাতি প্ৰস্তুতি:-** সরিয়হু খেতি কৰিব খোজা মাতিডৰা ৪-৫ বাৰ হালবাই মৈয়াই সমান কৰি লব লাগে। ডাঙৰ চপৰাবোৰ যথাসন্তোষ ভাঙি মাতি গুড়ি কৰি লব লাগে।

**চূণ প্ৰয়োগ:-** দুটা বা তাতোধিক শস্য কৰা মাতিত সরিয়হুৰ খেতি কৰিব গলে মাতিৰ অস্মলতা সঠিক বখাৰ বাবে চূণ প্ৰয়োগ কৰা আৱশ্যক। তাৰ বাবে বীজ সিঁচাব ১৫ দিন পূৰ্বে বিঘাই প্ৰতি ৬৫ কি:গ্ৰা: চূণ (কেলচিয়াম কাৰ্বনেট বা ড'লমাইট) মাতিৰ লগত মিহলাই দিব লাগে।

**সাৰ প্ৰয়োগ:-** সরিয়হু খেতিত জৈৱিক আৰু ৰাসায়নিক দুয়োবিধি সাৰেই প্ৰয়োগ কৰিব লাগে। মাতি প্ৰস্তুত কৰাৰ সময়ত বিঘাই প্ৰতি ৩-৪ কুইণ্টল গোৱৰ/পচন সাৰ প্ৰয়োগ কৰি মাতিৰ লগত ভালদৰে মিহলাই দিব লাগে। সাৰ, মাতিৰ গুণাগুণ চাই প্ৰয়োগ কৰা দৰকাৰ। বৰষুণৰ ওপৰত নিৰ্ভৰশীল অঞ্চলত সরিয়হুৰ খেতি কৰিলে বিঘাই প্ৰতি ১২ কি:গ্ৰা: ইউৰিয়া, ৩০ কি:গ্ৰা: একক সুপাৰ ফচফেট, ৩ কি:গ্ৰা: মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। জলসিঞ্চিনৰ সুবিধা থকা অঞ্চলত বিঘাই প্ৰতি ১৮ কি:গ্ৰা: ইউৰিয়া, ৩৩ কি:গ্ৰা: একক সুপাৰ ফচফেট, ৯ কি:গ্ৰা: মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। নাইট্রোজেন, ফচফৰাছ, পটাছযুক্ত সাৰৰ উপৰিও বিঘাই প্ৰতি ১.৫ কি:গ্ৰা: বৰাকু সাৰ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। সুপাৰ ফচফেটৰ অভাৱত যেতিয়া ডি এ পি সাৰ প্ৰয়োগ কৰিব লগা হয়, তেতিয়া জীপচাম সাৰবিধি বিঘাই প্ৰতি ১৮ কি:গ্ৰা: প্ৰয়োগ কৰাটো দৰকাৰ। শেষৰ বাৰ হাল বাওতে সমুদায় সাৰ প্ৰয়োগ কৰিব লাগে।

**জলসিঞ্চন ব্যবস্থা:-** শতকরা ৫০ ভাগ ফুল ধৰা অৱস্থাত নাইবা হেই ধৰিবলৈ লঙ্ঘতেই মাতিত ৬ চে: মি:ৰ জোখত এৰাৰ জলসিঞ্চন কৰিব পাৰিলে অধিক উৎপাদন আশা কৰিব পৰা যায়। এইখনি সময়ত ২০-২৫ মি:মি: বৰষুণ হ'লে, বীজ সিঁচাৰ পিছত জলসিঞ্চন কৰাৰ প্ৰয়োজন নাই। সময়মতে বীজ সিঁচিলে সিঁচাৰ আগত পানী ঘোগান নধৰিলৈও হয়। অৱশ্যে, বীজ সিঁচাৰ সময়ৰ মাতিত আৰ্দ্ধতা নথাকিলে এৰাৰ জলসিঞ্চন কৰি বীজ সিঁচিব লাগে।

**প্ৰতিপালন:-** সাধাৰণতে সৰিয়হৰ খেতিত বনবাত নিৰোৱাৰ প্ৰয়োজন নাই। অৱশ্যে বীজবোৰ শাৰী শাৰীকৈ সিঁচিলে বীজ সিঁচাৰ ১৫-২০ দিন মানৰ পিছত এৰাৰ নিৰলি কৰি গছপুলি ৩-৪ ইঞ্চি দুৰত্বত থককৈ পাতলাৰ লাগে। চতিয়াই সিঁচিলে প্ৰতি বৰ্গমিটাৰত ৩০-৩৫ টা গছপুলি বাধি বাকীবোৰ উভালি পেলাৰ লাগে।

**শস্য বক্ষা:-** সৰিয়হৰ প্ৰধান অনিষ্টকাৰী পোক হৈছে মোৱা পোক আৰু পাত চেলেকা পোক। সৰিয়হতলীত মোৱা (Aphids) আৰু পাত চেলেকা পোকৰ (Saw fly) আক্ৰমণ দেখা দিলে মালাথিয়ন ৫০ ই চি ২ মি:লি: বা ডাইমিথয়েট (বগৰ) ৩০ ই চি ১ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত ৭০-৮০ লিটাৰ মিশৰণ প্ৰস্তুত কৰি শস্যডৰাত স্প্ৰে কৰিব লাগে। শস্যই ফুল মেলাৰ সময়ত স্প্ৰে কৰিব লগা হ'লে আবেলি সময়ত গুৰুত্ব প্ৰয়োগ কৰা উচিত। আগতীয়কৈ বীজ সিঁচিলৈও মোৱা পোকৰ উপন্দৰৰ পৰা হাত সাৰিব পৰা যায়।

সৰিয়হত অল্টাৰনে্বিয়া লাইট নামৰ বেমাৰে দেখা দিলে ১০-১৫ দিনৰ অন্তৰে অন্তৰে কেপটান বা ইন্দোফিল এম – ৪৫ নামৰ গুৰুত্ব ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত ৭০-৮০ লিটাৰ মিশৰণ প্ৰস্তুত কৰি শস্যডৰাত স্প্ৰে কৰিব লাগে।

**শস্য চপোৱা:-** ৯০-১০০ দিনৰ ভিতৰত শস্য চপাৰৰ হয়। যেতিয়া গছৰ পাতৰ ঝঙ্গ হালধীয়া হবলৈ আৰম্ভ কৰে আৰু চিৰা বিলাকৰ (Pod) শতকৰা ৭০-৮০ ভাগ পকি যায়, তেতিয়া সৰিয়হ কাতিবৰ হয়। কাতি অনা চিৰাবোৰ ভালদৰে শুকাই ঘৰণা মাৰিব লাগে।

**উৎপাদন:-** উপৰোক্ত পদ্ধতিত সৰিয়হ খেতি কৰিলে গড় হিচাৰে বিষাই প্ৰতি ১.৩ — ১.৬ কুইন্টল ফচল আশা কৰিব পৰা যায়।